



## ASSAM BUILDING & CONSTRUCTION WORKERS' WELFARE BOARD

অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদ

FORM No. XLIV

প্ৰ-পত্ৰ সংখ্যা : ৪৪

(SEE RULE 286)

বিধি নং ২৮৬ দ্ৰষ্টব্য

### APPLICATION FOR MARRIAGE ASSISTANCE

বিবাহ সাহায্যৰ বাবে আবেদন পত্ৰ

Application No.....

Date.....

District.....

আবেদন পত্ৰ সংখ্যা .....

জিলা .....

দিনাংক .....

1) Name & address of the applicant :

আবেদনকাৰীৰ নাম আৰু ঠিকনা

2) Registration No. & date under the Assam Building and Other Construction Workers' Welfare Board :

অসম গৃহ আৰু অন্যান্য নিৰ্মাণ শ্ৰমিক কল্যাণ পৰিষদৰ অস্ত্ৰগত

পঞ্জীয়ন সংখ্যা আৰু দিনাংক

3) Registration Identity Card No. & Date :

পঞ্জীয়ন পৰিচয় পত্ৰ সংখ্যা আৰু দিনাংক

4) Age & date of birth :

বয়স আৰু জন্ম দিনাংক

- 5) **Date of payment of 1<sup>st</sup> contribution** :
- প্রথম বৰঙণি দিয়া দিনাংক
- 6) **Date of payment of last contribution** :
- শেষ বৰঙণি দিয়া দিনাংক
- 7) **Duration of membership** :
- সদস্য কাল
- 8) **Is membership live** :
- সদস্যপদ বিদ্যমান নে?
- 9) **Whether SC/ST/OBC/GENERAL** :
- অনুসূচিত জাতি / অনুসূচিত জনজাতি /  
অন্যান্য পিছপৰা জাতি / সাধাৰণ
- 10) **Whether application is for the marriage of son/daughter** :
- যদি পুত্র / কন্যাৰ বিবাহৰ কাৰণে আবেদন হয়
- a) **Whether husband or wife registered beneficiary under this Board.** :
- If yes, name and Registration No. and Date.**
- স্বামী অথবা স্ত্রী এই পৰিষদৰ অন্তৰ্গত হিতাধিকাৰী নে? যদি হয়  
নাম আৰু পঞ্জীয়ন সংখ্যা আৰু দিনাংক
- b) **If so, has he/she applied for financial assistance** :
- যদি হয়, তেওঁ আৰ্থিক সাহায্যৰ বাবে আবেদন কৰিছিল নেকি?

c) **Date of birth of the son/daughter for whom marriage assistance is applied** :

পুত্র / কন্যার জন্ম দিনাংক যাব বিবাহৰ বাবে আৰ্থিক সাহায্য আবেদন কৰা হৈছে।

d) **Name & address of the bride/bridegroom** :

কইনা / দৰাৰ নাম আৰু ঠিকনা

e) **Date & No. of the marriage for assistance applied** :

বিবাহৰ সংখ্যা আৰু দিনাংক যাব বাবে সাহায্য আবেদন কৰা হৈছে।

f) **Date & no of marriage certificate** :

বিবাহৰ প্ৰমাণ পত্ৰ সংখ্যা আৰু দিনাংক

g) **Name & address of the authority who issued the certificate** :

প্ৰমাণ পত্ৰ প্ৰদান কৰা প্ৰাধিকৰণীৰ নাম আৰু ঠিকনা

h) **Have you applied for financial assistance for the marriage of any other son/daughter if so, details of the same.** :

আন কোনো পুত্র / কন্যাৰ বিবাহৰ আৰ্থিক সাহায্যৰ বাবে আবেদন কৰিছিল নেকি? যদি হয়, তাৰ সম্পূৰ্ণ বিৱৰণ

11. **If application is for the marriage of self (for female worker only)** :

যদি নিজৰ বিবাহৰ বাবে আবেদন হয় (মাত্ৰ মহিলা শ্ৰমিকৰ বাবে)

a) **Name & address of bridegroom** :

দৰাৰ নাম আৰু ঠিকনা

b) **Date & place of marriage** :

বিবাহৰ স্থান আৰু দিনাংক

- c) **No & date of marriage certificate and name of the authority who has issued the certificate** :

বিবাহৰ প্ৰমাণ পত্ৰৰ সংখ্যা আৰু দিনাংক, প্ৰমাণ পত্ৰ প্ৰদান  
কৰা প্ৰাধিকাৰীৰ নাম আৰু ঠিকনা

12. **Are you receipt of any financial assistance for the purpose from govt. or any other institution.** :

চৰকাৰ অথবা আন কোনো প্ৰতিষ্ঠানৰ পৰা এই ক্ষেত্ৰত  
আৰ্থিক সাহায্য গ্ৰহণ কৰিছে নেকি ?

13. **List of necessary documents to be submitted** :

দাখিল কৰা প্ৰয়োজনীয় নথিৰ তালিকা

- a) **Attested copy of the Identity card** :

পৰিচয় পত্ৰৰ প্ৰত্যায়িত নকল

- b) **Copy of last payment of contribution** :

শেষ বৰঙণি দিয়া হিচাপ বহীৰ নকল

- c) **Copy of the marriage certificate from the concern authority** :

বিবাহৰ প্ৰমাণ পত্ৰৰ নকল

**The facts mentioned above are true to my knowledge & information**

উপৰোক্ত তথ্য সমূহ মোৰ জ্ঞান আৰু জ্ঞাতনুসাৰে সত্য

Place (স্থান)

Date (তাৰিখ)

**Signature/Thumb impression of the applicant**

আবেদকৰ স্বাক্ষৰ /বুঢ়া আঙুলিৰ চাপ